

# ଶ୍ରୀମଦ୍ଭଗବତ

କଥାଜୀବନାଟୀ ବର୍ଷ  
ପୂର୍ବ-ବକ୍ରାତ୍ରାଧିଳିକ ବ୍ରାହ୍ମାଣ୍ଡା ବିହୁ ମୁଦ୍ରାଯିତନ  
ଆବିଧି - ୨୪, ୨୫ ଆକ୍ତ ୨୩ ସହିତ ୧୪୧୨ ଭାସ୍କରାମ  
(ଇଂଚ୍ ୧୫ ଆକ୍ତ ୧୦ ମୀ, ୪୦୧୫୯)

সভাপতি : কপেন চন্দ্ৰ বাড়া

সম্পাদক : বিদ্যুৎ বিকাশ বৰুৱা

## ସୂଚୀ

### ପ୍ରବନ୍ଧ

• ଆପୋନରୋ ଆପୋନ ବାପୁଟି ସାହେନ ଆମାର ବିହୁଟି	ଭୂବିନ ବାଭା	୧୧
• ଅସମର ଜାତୀୟ ସଂସ୍କୃତିତ ବିହୁ ଧାରାବାହିକତାର ଉତ୍ସ		
ବିଚାରି ଆଜିର ସଂସ୍କୃତିର ଏଟି ଅରଲୋକନ	ତିଥିବାମ ବାଭା	୧୬
• ଚହା ଜୀବନର ବିହୁବୀଯା ଲୋକକଳା	କେଶର ଚନ୍ଦ୍ର ବାଭା	୨୦
• ସମ୍ପ୍ରତିର ବର୍ଣ୍ଣା ବସନ୍ତ ଉତ୍ସର : କପୋଘୁଲି	ସତ୍ୟଜିତ ବାଭା	୨୮
• ଶୂତ୍ରିଗ୍ରହ ପରିବର୍ତ୍ତିତ ସଂସ୍କୃତି ଆକୁ ସମସ୍ୟାର ବିହୁ	ଡ° ନବକାନ୍ତ ଅଧିକାରୀ	୩୩
• ଆତ୍ମୋପାଲକିର ପ୍ରତ୍ୟାଖ୍ୟା	ଅଯିଯ କୁମାର ବୟ	୩୭
• ଗର୍ଭରତୀ ଅରସ୍ଥାତ ବକ୍ତୁହିନୀତା	ଡାଃ ଘନଶ୍ୟାମ ଦାସ	୩୯
• ବିହୁଗୀତତ ଜନଜୀବନର ପ୍ରତିଚ୍ଛବି	ଡ° ଲଲିତ ଚନ୍ଦ୍ର ବାଭା	୪୦
• ବିହୁ ଦିନର ଚିନ୍ତା	ଡାଃ ଶବ୍ଦ ଚନ୍ଦ୍ର ବାଭା	୪୪
• ମାନସିକ ବିକାଶତ ଶିକ୍ଷା ଆକୁ ସଂସ୍କୃତିର ପ୍ରଭାବ	ବିଜୟା ଡେକା	୪୮
• ସ୍ମୃତିଭୋବା କେନ୍ଦ୍ରୁଣ୍ଵୀ ଗାଁଓ	କପେନ ଚନ୍ଦ୍ର ବାଭା	୫୨
• ପଚିଶଟି ବହୁର ଏକ ଶୂତ୍ର ବୋମନ୍ତନ	କପେନ ଚନ୍ଦ୍ର ବାଭା, ସତ୍ୟଜିତ ବାଭା, ନୀଲକାନ୍ତ ବାଭା	୫୫
• ବିହୁ ଆକୁ ସାଂସ୍କୃତିକ ସନ୍ଧିଯାର କାର୍ଯ୍ୟମୂଳୀ	ଡ୦ ଗଣେଶ୍ୱର ଚହୁବୀୟା	୬୦
• ଭାରତୀୟ ସନ୍ଦୀତଧାରା : ଅନନ୍ୟ ଦୀପକ ବାଗର ପ୍ରସଙ୍ଗତ	ପୂର୍ଣ୍ଣ ବାଭା	୬୩
• ଜାତୀୟ ଉତ୍ସର ବିହୁ	ଧ୍ରବଜ୍ୟୋତି ଚୌଧୁରୀ	୬୫
• ପୂର ବକୋ ଆଞ୍ଚଲିକ ବଙ୍ଗାଲୀ ବିହୁ ଶୂତ୍ର ବୋମନ୍ତନ	ଥାନେଶ୍ୱର ବାଭା	୬୮

### କବିତା

• ବଗା ଶିଲର ସୌରବଣୀ	ବିବିଧି ବାଭା	୭୧
• ଗୋପନ ସ୍ଵାଧୀନତା	ବସନ୍ତ କୁମାର ଦନ୍ତ	୭୨
• ସମବେତ ସଂଗୀତ	ଧୀରାଜ ତାମୁଲୀ	୭୨
• ଗାମୋଚା	ଧର୍ମକାନ୍ତ ବରରା	୭୩
• ଭୂମି ହେବାଇ ଯୋରାର ପିଛତେଇ	ମହେନ୍ଦ୍ର ନାଥ ବରା	୭୪
• ସଂହାଗ ଯେ ନାଚନୀ	ବକୁଳ ବରା	୭୪

# মানসিক বিকাশত শিক্ষা আৰু সংস্কৃতিৰ প্ৰভাৱ

বিজয়া ডেকা

মানুহৰ মন বিচিৰ অভিজ্ঞতাৰ ভঁৰাল। এই অভিজ্ঞতাবোৰ জৰিয়তে মানুহে পৃথিবীত নানান কাৰ্য কৰিবলৈ সংকলন হৈছে। অৱশ্যে এই মন চৰুৰে দেখা নাযায়, কেৱল আচাৰ-ব্যৱহাৰ তথা ক্ৰিয়া কলাপৰ মাজেৰেহে অনুভৱ কৰিব পাৰি। সেইবাবে এগৰাকী লিখকৰ লিখনীত বা এগৰাকী চিত্ৰশিল্পীৰ ছবিত তেওঁলোকৰ মনোভাৱ প্ৰতিফলিত হৈ উঠে। এগৰাকী ব্যক্তিৰ ঘৰৰ চৌহদত পদার্পণ কৰিলেই গৃহস্থৰ মন কিছুপৰিমাণে উপলক্ষি কৰিব পাৰি। অৱশ্যে কেতিয়াবা কোনো ব্যক্তিয়ে মুখত কয় এটা, কাম কৰে আন এটা। কেতিয়াবা আকৌ কোনো ব্যক্তিয়ে মন সামৰিব নোৱাৰি অসৎ কাৰ্যতো লিপ্ত হোৱা দেখা যায়। মনৰ জোৱতেই আকৌ বিজ্ঞানীসকলেও অতীজৰে পৰাই মনৰ গতিবিধি জানিবলৈ মনৰ কাৰ্যাবলীৰ পৰ্যবেক্ষণ, বিশ্লেষণ আৰু নানাবিধ পৰীক্ষা-নিৰীক্ষা চলাই আহিছে। মন হৈছে পৰিৱেশ আৰু পৰিস্থিতি অনুসৰি সঁহাবি জনাব পৰা কিছুমান মানসিক শক্তিৰ আধাৰ। এনে শক্তিবোৰে সংবেদন, সংবোধন, ধাৰণা, মনোযোগ, স্মৃতি, কল্পনা, চিন্তা, যুক্তি, বিচাৰণক্তি, সমস্যা সমাধান ক্ষমতা, শিক্ষণ ক্ষমতা, ভাষা আয়ত্কৰণ ক্ষমতা, বৌদ্ধিক ক্ষমতা আদি সামৰি লয় আৰু এইবোৰ শক্তি এটা আনন্দটোৰ লগত অন্তৰ্নিহিত হৈ থাকে। এটি শিশুৰ এই শক্তিসমূহৰ সুস্থ বিকাশৰ ওপৰতেই সুস্থ বাস্তিত্ব

নিৰ্ভৰ কৰে। এই শক্তিসমূহ ব্যক্তিভেদে ভিন্ন ভিন্ন হয়।

সাধাৰণতে পৰিৱেশত মিলিবলৈ যাওঁতে শিশুৰ বা ব্যক্তিৰ যি স্বাভাৱিক পৰিণতি ঘটে তাকে বিকাশ বোলে। এই বিকাশ নিৰবাচিন্মভাৱে আগবাঢ়ে। থতিটো মুহূৰ্তই বিকাশত অৰহণা যোগাই যদিও অতি কম সময়ত এই বিকাশ দৃষ্টিগোচৰ নহয়। এই বিকাশক দৈহিক, মানসিক, আবেগিক, সামাজিক আদি কেইবাধবণেৰে ভাগ কৰা হ'লেও এইবোৰ এটা আনন্দটোৰ লগত সংপৃক্ষ হৈ থাকে। ব্যক্তিৰ মানসিক বিকাশ এক জটিল ধাৰণা। জন্মৰ পিছৰে পৰা বয়ঃপ্রাপ্তিলৈকে মানসিক বিকাশৰ গতি অব্যাহত থাকে। অৱশ্যে পূৰ্ণ বয়সপ্রাপ্ত অৱস্থাত এই ক্ষমতাসমূহ শীৰ্ষ বিন্দুলৈ উঠে আৰু বাধক্যবহুলালে গতি কৰাৰ লগে লগে এই মানসিক ক্ৰিয়াসমূহ ক্ৰমে দুৰ্বল হৈ আহে। সেইদৰে দৈহিক বিকাশৰ বিভিন্ন পৰ্যায়ত মনৰ ভিন্ন ভিন্ন শক্তি আৰু ক্ষমতাসমূহৰ নিজস্বৰূপত বিকাশ সাধন হয়।

শিশুৰ মানসিক বিকাশৰ কথা ক'বলৈ যাওঁতে শিশুৰ মানসিক জীৱনৰ কেতবোৰ কথালৈ চৰু দিয়া ভাল। শিশুৰ আচাৰণ স্বাভাৱিকতেই প্ৰবৃত্তিমূলক, আত্মকেন্দ্ৰিক আৰু অনুকৰণশীল বিধিৰ হয়। জড় আৰু জীৱৰ মাজত পাৰ্থক্য বিচাৰি নোপোৱা, কল্পনা প্ৰৱণতা, খেল প্ৰৱণতা আদি শিশুৰ আচাৰণত পৰিস্ফূল্ত হয়। ভাষা জ্ঞান লাভ কৰি উঠাৰ লগে লগে শিশুৰ কৌতুহলী মনে আত্ম প্ৰকাশ কৰি নানান ধৰণৰ প্ৰশ়্ণৰ অৱতাৰণা কৰিবলৈ ধৰে। পৰিৱেশৰ সকলো বস্তু আৰু বিষয়

## কপালী জয়ন্তী বর্ষ, পূর্ব বকো আঞ্চলিক বঙালী বিহ সম্মিলন

শিশুর চকুত নতুন ক্রপত ধৰা দিয়ে। এইবোৰক জানিবলৈ অথবা বুজিবলৈ মনৰ স্বভাৱসূলভ এক কৌতুহল প্ৰকৃতিয়ে শিশুক চঞ্চল আৰু ব্যগ্ৰ কৰি তোলে। শিশুৰ মানসিক বিকাশৰ ই এক লক্ষণীয় বিষয়। গতিকে পিতৃ-মাতৃ বা পৰিয়ালৰ আন আন সদস্যই শিশুৰ প্ৰতি উচিত সঁহাৰি জনাব লাগে।

মনকৰিবলগীয়া যে মানসিক বিকাশত বংশগত জৈৱিক উপাদান আৰু পৰিৱেশ উভয়ে প্ৰভাৱ পেলায়। বংশগতি হৈছে শিশুৰ মানসিক বিকাশৰ ভেটি আৰু পৰিৱেশ হৈছে সেই ভেটিত থকা মূলধন বিনিয়োগৰ কৰ্মক্ষেত্ৰ স্বৰূপ। কাজেই পৰিৱেশৰ ওপৰত মানসিক বিকাশ বহু পৰিমাণে নিৰ্ভৰ কৰে। শিশুৰ মানসিক বিকাশত গৃহ পৰিৱেশৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ। ঘৰৱা পৰিৱেশত দেখা বিভিন্ন বস্তু আৰু তাৰ বাস্তৱ ব্যৱহাৰৰ অভিজ্ঞতাই শিশুৰ মানসিক বিকাশত যথেষ্ট সহায় কৰে। তাৰোপৰি খেলা-ধূলাৰ বাবে পোৱা সা-সুবিধায়ো শিশুৰ মানসিক বিকাশত যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। ঘৰৱা পৰিৱেশত দেখা বিভিন্ন বস্তু আৰু তাৰ বাস্তৱ ব্যৱহাৰৰ অভিজ্ঞতাই শিশুৰ মানসিক বিকাশত দৃষ্টিগোচৰ নহয়। এই বিকাশক দৈহিক, মানসিক, আবেগিক, সামাজিক আদি কেইবাধৰণেৰে ভাগ কৰা হ'লেও এইবোৰ এটা আনটোৰ লগত সংপৃক্ত হৈ থাকে। ব্যক্তিৰ মানসিক বিকাশ এক জটিল ধাৰণা। জন্মৰ পিছৰে পৰা বয়ঃপ্রাপ্তিলৈকে মানসিক বিকাশৰ গতি অব্যাহত থাকে। অৱশ্যে পূৰ্ণ বয়সপ্রাপ্ত অৱস্থাত এই ক্ষমতাসমূহ শীৰ্ষ বিন্দুলৈ উঠে আৰু বাৰ্ধক্যবফালে গতি কৰাৰ লগে লগে এই মানসিক ক্ৰিয়াসমূহ ক্ৰমে দুৰ্বল হৈ আহে। সেইদৰে দৈহিক বিকাশৰ বিভিন্ন পৰ্যায়ত মনৰ ভিন্ন ভিন্ন শক্তি আৰু ক্ষমতাসমূহৰ নিজস্বক্ষেত্ৰত বিকাশ সাধন হয়।

শিশুৰ মানসিক বিকাশৰ কথা কঁবলৈ যাওঁতে

শিশুৰ মানসিক জীৱনৰ কেতবোৰ কথালৈ চকু দিয়া ভাল। শিশুৰ আচৰণ স্বাভাৱিকতেই প্ৰবৃত্তিমূলক, আঘাতকেন্দ্ৰিক আৰু অনুকৰণশীল বিধৰ হয়। জড় আৰু জীৱৰ মাজত পাৰ্থক্য বিচাৰি নোপোৱা, কলনা প্ৰৱণতা, খেল প্ৰৱণতা আদি শিশুৰ আচৰণত পৰিস্ফূৰ্ত হয়। ভাষা জ্ঞান লাভ কৰি উঠাৰ লগে লগে শিশুৰ কৌতুহলী মনে আঘাৎ প্ৰকাশ কৰি নানান ধৰণৰ প্ৰশ্নৰ অৱতাৱণা কৰিবলৈ ধৰে। পৰিৱেশৰ সকলো বস্তু আৰু বিষয় শিশুৰ চকুত নতুন ক্রপত ধৰা দিয়ে। এইবোৰক জানিবলৈ অথবা বুজিবলৈ মনৰ স্বভাৱসূলভ এক কৌতুহল প্ৰকৃতিয়ে শিশুক চঞ্চল আৰু ব্যগ্ৰ কৰি তোলে। শিশুৰ মানসিক বিকাশৰ ই এক লক্ষণীয় বিষয়। গতিকে পিতৃ-মাতৃ বা পৰিয়ালৰ আন আন সদস্যই শিশুৰ প্ৰতি উচিত সঁহাৰি জনাব লাগে।

মনকৰিবলগীয়া যে মানসিক বিকাশত বংশগত জৈৱিক উপাদান আৰু পৰিৱেশ উভয়ে প্ৰভাৱ পেলায়। বংশগতি হৈছে শিশুৰ মানসিক বিকাশৰ ভেটি আৰু পৰিৱেশ হৈছে সেই ভেটিত থকা মূলধন বিনিয়োগৰ কৰ্মক্ষেত্ৰ স্বৰূপ। কাজেই পৰিৱেশৰ ওপৰত মানসিক বিকাশ বহু পৰিমাণে নিৰ্ভৰ কৰে। শিশুৰ মানসিক বিকাশত গৃহ পৰিৱেশৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ। ঘৰৱা পৰিৱেশত দেখা বিভিন্ন বস্তু আৰু তাৰ বাস্তৱ ব্যৱহাৰৰ অভিজ্ঞতাই শিশুৰ মানসিক বিকাশত যথেষ্ট সহায় কৰে। তাৰোপৰি খেলা-ধূলাৰ বাবে পোৱা সা-সুবিধায়ো শিশুৰ মানসিক বিকাশত যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। ঘৰৱা পৰিৱেশত দেখা বিভিন্ন বস্তু আৰু তাৰ বাস্তৱ ব্যৱহাৰৰ অভিজ্ঞতাই শিশুৰ যথেষ্ট সহায় কৰে। তাৰোপৰি খেলা-ধূলাৰ বাবে পোৱা সা-সুবিধায়ো শিশুৰ মানসিক জগতখনৰ পৰিসৰ বহল কৰি তোলে। পৰিয়ালৰ মাজতে তাৰ ভাষা বিকাশ হ'বলৈ আৰম্ভ কৰে। ভাষা বিকাশে তাৰ

মনৰ ধাৰণা, চিন্তা আৰু কলনা অধিক কৰি তোলে। অৱশ্যে পৰিয়ালৰ শৈক্ষিক, সামাজিক, সাংস্কৃতিক, আৰু অৰ্থনৈতিক মানদণ্ড ওপৰত ই বহু পৰিমাণে নিৰ্ভৰ কৰে। বহু সময়ত পৰিয়ালৰ অৱহেলাৰ ফলত শিশুৰ বহু প্ৰতিভাৰ বিকাশ নঘটাকৈ বয় অথবা বহু শিশু বাট এৰি অবাটেও গতি কৰে।

উল্লেখযোগ্য যে ঘৰৱা পৰিৱেশতে আৱদ্ধ নাৰাখি শিশুক এটা সময়ত আনুষ্ঠানিক শিক্ষাৰ বাবে বিদ্যালয়লৈ পঠিওৱা হয়। বিদ্যালয়ত লগপোৱা লগ-সমনীয়া, শিক্ষক-শিক্ষিয়ত্বী তথা পৰিকল্পিত পৰিৱেশত শিশুৰ পৃথিবীখনক নতুন কৃপত চাবলৈ সুবিধা পায়। বিদ্যালয়ৰ পাঠ্যসূচী, কাৰ্যসূচী আৰু অনুশাসন ব্যৱস্থাই শিশুৰ মানসিক ক্ৰিয়া আৰু আচাৰণবোৰ অধিক শৃংখলাবদ্ধ আৰু অনুশাসিত কৰি তোলে। বিদ্যালয়ৰ লিখা-পঢ়া আৰু গণিতৰ অনুশীলন (অংক কৰা) কাফই শিশুৰ বোধ শক্তি, চিন্তা শক্তি আৰু বিচাৰ-বিবেচনা কৰিব পৰা শক্তিসমূহৰ প্রাণালীবদ্ধভাৱে বিকাশৰ পথ বচনা কৰে। সেইদৰে পৰিকল্পিত পাঠ্যদান ক্ৰিয়াই শিশুৰ স্মৃতি, কলনা, মনোযোগ, আগ্রহ, শিক্ষণ, অৱধাৰণ আদি মানসিক ক্ৰিয়া ক্ষমতাবোৰ বৃদ্ধি কৰি তোলে। বিদ্যালয়ৰ বিভিন্ন পাঠ্যসূচীৰ লগত সংগতি বাধি ব্যৱহাৰ কৰা দৃশ্য-শ্ৰব্য সঁজুলিবোৰে শিশুৰ মানসিক বিকাশত যথেষ্ট সহায় কৰে। মাটিৰে সজা কল, আম, অমিতা, কণী, বেঞোলা, লাও, কাগজৰ নাও, পথিলা, এন্ডেলপ (খাম), বিভিন্ন ধৰণৰ আহিৰোৰ হ'ল শিশুৰ মনত বিষয়বস্তু সমৰক্ষে ধাৰণা গঢ়ি তোলাৰ উত্তম বাহক। সেয়েহে শিশু মনোবিজ্ঞনী মাৰিয়া মণ্টেশ্বৰীয়ে শিশুৰ ইন্দ্ৰিয় অনুশীলনৰ জৰিয়তে শিক্ষা দিয়াৰ ওপৰত গুৰুত্ব দিছে। গৱেষণাৰ ফলস্বৰূপে এই কথা উপলব্ধি কৰা হৈছে যে এজন ব্যক্তিয়ে পৰিৱেশৰ পৰা বহু পৰিমাণে প্ৰায় ৮৩ শতাংশ দেখি শিকে আৰু

তাতকৈ কম পৰিমাণে (প্ৰায় ১১ শতাংশ) শুনি শিকে। সেইদৰে তাতোকৈ কম পৰিমাণে (প্ৰায় ৩ শতাংশ) নাকেৰে গোঁক লৈ শিকে। আনহাতে ২ শতাংশ স্পৰ্শ কৰি শিকে আৰু মাত্ৰ ১ শতাংশহে জিভাৰে থাই শিকে। সেইবাবে মানসিক বিকাশত বিদ্যালয়ৰ নানান কাৰ্যসূচীৰ লগতে ক্ষেত্ৰ অধ্যয়ন, প্ৰকৃতি দৰ্শন, বুৰঞ্জী প্ৰসিদ্ধ ঠাই ভ্ৰমণ, সামুহিক চাফাই অভিযান, বিভিন্ন দিবস পালন, শিশু সদন, বিভিন্ন ধৰণৰ সজাগতা, বিভিন্ন ধৰণৰ প্ৰকল্পত অংশ গ্ৰহণ আদিৰ জৰিয়তে শিশুৰ মানসিক দিশৰ বিকাশ সাধন কৰা অত্যন্ত প্ৰয়োজন। এনেৰোৰ কাৰ্যসূচীয়ে শিশুক বাস্তুৰ জীৱনৰ লগত সংগতি বক্ষা কৰাত বাকুকৈয়ে সহায় কৰে।

শিক্ষকৰ ব্যক্তিত্বয়ো শিশুক যথেষ্ট পৰিমাণে আকৰ্ষিত কৰে। গুৰু (গু-আৰাব, কু-পোহৰ) শব্দৰ অৰ্থাই সেই কথাৰ উমান দিয়ে। একলব্যৰ গুৰু দক্ষিণা, ভি আবেদকাৰ, এ.পি.জে. আব্দুল কালাম আদিৰ দৰে বৰেশ্য ব্যক্তিসকলৰ জীৱন দৰ্শনে এই কথাকে প্ৰতিপন্ন কৰে।

পাঠ্যপৃথিতকৈয়ো বিদ্যালয়ত বিভিন্ন সময়ত প্ৰদান কৰা সহপাঠ্যক্ৰমিক কাৰ্যসূচী যেনে-খেল-ধেমালি, নৃত্য-গীত, অভিনয়, আৰুত্বি, আলোচনা চক্ৰ, কুইজ, চিত্ৰাংকণ আদিয়ে শিশুৰ মানসিক বিকাশত গভীৰ সাঁচ পেলায়, যিবোৰে বিভিন্ন মূল্যবোধ আহৰণত সহায় কৰে। এইবোৰ কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে সময়ানুবৰ্তিতা, নিয়মানুবৰ্তিতা, আনুগত্যতা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, কৰ্তব্য পৰায়ণতা, একতা আদি সৃষ্টি ব্যক্তিত্বৰ গুণসমূহ আয়ত্ত কৰিব পাৰে। বিদ্যালয়বোৰত থকা এনে কাৰ্যসূচী সমূহত অংশগ্ৰহণে শিশুৰ মানসিক বিকাশ জাগৰিত কৰাত বাকুকৈয়ে সহায় কৰে।

শিশুৰ মানসিক জীৱন গঢ়ি দিয়াৰ ক্ষেত্ৰত একোখন সমাজৰ সংস্কৃতিয়েও গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ

କରେ । ଏଥିନ ସମାଜର ଭାଷା, ଧର୍ମଆର୍ଥ ସାଂସ୍କୃତିକ ଜୀବନର କ୍ରିୟା ଆଚରଣେ ସେଇ ସମାଜର ସକଳୋ ଶ୍ରେଣୀର ଲୋକର ଲଗତେ ଶିଶୁ ତଥା ଛାତ୍ର-ଛାତ୍ରୀସକଳର ମାନସିକତାଓ ଏକ ବିଶେଷ କୃପତ ଗଢ଼ି ତୋଳେ । ଇ ତେଓଲୋକର ମନର ଆସ୍ଥା, ନିଷ୍ଠା, ବିଶ୍වାସ, ଭୟ, ସାହସ, ଧ୍ୟାନ-ଧାରଣା, ଦୃଷ୍ଟିଭାଙ୍ଗୀ, ମନୋଭାବ ଆଦି ପ୍ରଭାବିତ କରେ । ସେଇ ସମାଜଲୈ ଅହା ପ୍ରତିଗରାକୀ ବ୍ୟକ୍ତିର ମାନସିକ ଜୀବନ ଏନେବୋର ପ୍ରଭାବର ମାଜତେଇ ବିକଶିତ ହେଉଠେ । ସେଇବାବେ ପ୍ରତିଖିନ ସମାଜତ ଥକା ବିଭିନ୍ନ ଅନୁଷ୍ଠାନ-ପ୍ରତିଷ୍ଠାନେ ସୁବିଧା ଅନୁଯାୟୀ ନାନାନ ସାଂସ୍କୃତିକ କାର୍ଯ୍ୟସୂଚୀ କୃପାୟଣ କରିବଲୈ ଅବହେଲା କରିବ ନାଲାଗେ । କାରଣ ଶିଶୁରେ ସେଇବୋର ଦେଖି-ଶୁଣି ବା ସେଇବୋରତ ଅଂଶଗ୍ରହଣ କରି ନିଜା ସଂସ୍କୃତି ବୁଝିବଲୈ ବା ଏତିହ୍ୟ ଜାନିବଲୈ ସୁବିଧା

ପାଇ । ସାଂସ୍କୃତିକ କାର୍ଯ୍ୟସୂଚୀମୂହ୍ର ଇତିବାଚକ ଦିଶ ଏଯେ ଯେ ଏହିବୋରେ ଶିଶୁକୁ ଧରି ସକଳୋରେ ମନର ଦିଗନ୍ତ ପ୍ରସାରିତ କରେ, ଏକତାର ଭାବ ଗଢ଼ି ତୋଳେ ଆର୍ଥିକାଭିମାନ ଗଢ଼ି ତୋଳାତ ସହାୟ କରେ । ଜାମୁଣ୍ଡବିହାଟର ବାବେ ଚହରୀଯା ଭାଊନାର କଥାକେ ଏହି କ୍ଷେତ୍ରତ ଆଙ୍ଗୁଲିଆବ ପାରି ।

ବର୍ତ୍ତମାନ ସମୟରେ ଆନ ଏଟା ଅତି ଗୁରୁତ୍ୱପୂର୍ଣ୍ଣ କଥା ହିଁ ଗୋଲକୀକରଣ ପ୍ରଭାବରତ ତଥା ବିଜ୍ଞାନର ଅବଦାନ କିଛିମାନର ସହଜଳଭ୍ୟତା ଆର୍ଥିକ ଅଗ୍ରବ୍ୟରହାରର (ଟି ଡି, ମୋବାଇଲ ଫୋନ, ଇଣ୍ଟାରନେଟ ଆଦି) ଫଳସ୍ଵରୂପେ ନରପତ୍ରଜନ୍ମର ମାଜତ ସୁନ୍ଦର ମାନସିକ ବିକାଶର ଯଥେଷ୍ଟ ପ୍ରତିବନ୍ଦକତା ଆହି ପରିଚେ । ପରିଯାଳ, ସମାଜ ତଥା ସମ୍ବନ୍ଧ

ବିଶ୍ୱର ବାବେଇ ଇ ଏକ ଭାବୁକିସ୍ତକପ ବୁଲିଲେଓ ବଢ଼ାଇ କୋରା ନହୁଁ । ଏମେ ସନ୍ଧିକ୍ଷଣତ ପିତ୍ର-ମାତୃ, ଅଭିଭାବକ, ଶିକ୍ଷକ ତଥା ସମାଜର ସକଳୋ ଶ୍ରେଣୀର ଲୋକ ସଜାଗ ହୋବା ଅତୀବ ପ୍ରୟୋଜନ । ପିତ୍ର-ମାତୃ ତଥା ଶିକ୍ଷକସକଳେ ଶିଶୁ ତଥା ଛାତ୍ର-ଛାତ୍ରୀସକଳର ଲଗତ ମରମ-ଚେଳେହେବେ ମନର ଭାବ ଆଦାନ-ପ୍ରଦାନ କରା, ତେଓଲୋକର ମାନସିକ ବିକାଶର ସହାୟକ ହୋବା କାର୍ଯ୍ୟସୂଚୀମୂହ୍ର ଯୁଗୁତ କରି ବା କରାଯଣ କରି ସୁନ୍ଦର ମାନସିକ ପରିବର୍ଷର ସୃଷ୍ଟି କରିବ ଲାଗେ । ଲବେଲା କଲ ନାମର ମନୋବିଜ୍ଞାନୀ ଏଗବାକୀୟେ ଆଙ୍ଗୁଲିଆଇ ଦିଛିଲ ଯେ ଯି ସକଳ ଶିଶୁ ଶୈଶବକାଳତ ପିତ୍ର-ମାତୃର ମରମ-ଚେଳେହେବେ, ନିରାପତ୍ତା ଆଦିବ ପରା ସମ୍ପଦର ହେଯ, ତେଣେ ଶିଶୁସକଳେଇ ବୟଙ୍ଗସନ୍ଧିକାଳତ ଅପରାଧ ପ୍ରବଣ ଶିଶୁ ହିଚାବେ ଗା କରି ଉଠେ । ଅର୍ଥାତ୍ ଅପରାଧ ପ୍ରବଣତା ସୃଷ୍ଟି ହୋବାତ ପରିବର୍ଷର ଅବଦାନେଇ ବେଛି ।

ଏକେ ଆସାବେ କବିଲେ ହିଁଲେ ପ୍ରତିଟୋ ଶିଶୁର ଗାତେଇ ସୁନ୍ଦର ପ୍ରତିଭା ଥାକେ ଆର୍ଥି ଶିଶୁର ସୁନ୍ଦର ମାନସିକ ବିକାଶର ଓପରତ ସମାଜ ତଥା ଦେଶର ପ୍ରଗତି ଯା ଭବିଷ୍ୟତ ନିର୍ଭବ କରେ । ଗତିକେ ପିତ୍ର-ମାତୃ-ଶିକ୍ଷକର ଲଗତେ ସମାଜର ସକଳୋ ଶ୍ରେଣୀର ଲୋକେ ଶିଶୁର ସୁନ୍ଦର ମାନସିକ ବିକାଶର ପଥ ସୁଗମ କରାତ ହାତ ଉଜାନ ଦିବ ଲାଗେ । ପ୍ଲେଟୋରେ କୈଛିଲ-‘ସୁନ୍ଦର ଦେହତ ସୁନ୍ଦର ମନର ସୃଷ୍ଟି କରାଇ ହିଁଲ ଶିକ୍ଷା’ ଗତିକେ ଗୃହ, ବିଦ୍ୟାଲୟ ତଥା ସମାଜର ସୁନ୍ଦର ପରିବର୍ଷର ସୃଷ୍ଟି କରି ଶିଶୁର ଗୁଣସମୂହ ବିକାଶ କରାତ ଅବିହାଗ ଯୋଗୋବାଟୋହେ ଆମାର ପ୍ରଧାନ କର୍ତ୍ତବ୍ୟ ତଥା ଲକ୍ଷ୍ୟ ହୋବା ଉଚିତ ।